

آسامي

আল্লাহৰ ৰাছুলৰ ছন্নত পালন কৰক

- আল্লাহ চালাল্লাহু আলাইহি অছাল্লাম -

আৰু যিয়ে ইয়াক অস্বীকাৰ কৰে
তেওঁক কাফিৰ বুলি গণ্য কৰক

محمد ﷺ

লেখকঃ

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ
বিন বাজ ৰাহিমাল্লাহ



Islamhouse.com



المحتوى الإسلامي

আল্লাহৰ ৰাছুল চালাল্লাহু আলা
ইহি অছালাম ৰছুল্লত ৰও পৰত
বাধ্যতা মূলক ভাৱে আমল কৰা

,

আৰু যিয়ে ইয়াক অস্বীকাৰ কৰে
তাক কাফিৰ বুলি গণ্য কৰা

লেখক:

শাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজৰাহি মাছল্লাহ

شركاء التنفيذ:



المحتوى الإسلامي



رواد الترجمة



جمعية الربوة



دار الإسلام

يتاح طباعة هذا الإصدار ونشره بأي وسيلة مع
الالتزام بالإشارة إلى المصدر وعدم التغيير في النص.

☎ Telephone: +966114454900

@ ceo@rabwah.sa

✉ P.O.BOX: 29465

☎ RIYADH: 11557

🌐 www.islamhouse.com

আৰম্ভকৰিছোঁ পৰমকৰুণাময় পৰমদয়ালু আল্লাহৰ নামত।

ভূমিকা

সকলোধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে,
আৰু শুভপৰিণাম নিৰ্দিষ্ট মুত্তাকী সকলৰ বাবে। দৰুদ আৰু ছালাম বৰ্ষিত হওক
তেওঁৰ বান্দা আৰু ৰাছুল আমাৰ প্ৰিয়নবী মুহাম্মদৰ ওপৰত,
যাক বিশ্ববাসীৰ বাবে বহুতহিচাপে প্ৰেৰণ কৰা হৈছিল,
লগতে তেখেতৰ পৰিয়াল বৰ্গ আৰু সেই সকল চাহাবীৰ ওপৰত যি সকলে আল্লাহ
ৰ পৰি এবাণীকোৰ আনবহন কৰিছিল আৰু নবী চালাল্লাহু আলাইহি অছলামৰ
হাদীছ আয়তকৰি পৰৱৰ্তীলোক সকলৰ ওচৰলৈ পৌঁচাই দিছিল। তেওঁলোকে এ
ইকাম চূড়ান্ত বিশ্বস্ততাৰে আৰু পৰিপক্বতাৰে পালন কৰিছিল,
লগতে শব্দ আৰু অৰ্থৰ পৰিপূৰ্ণ সংৰক্ষণৰ সৈতে এই দায়িত্ব পালন কৰিছিল। আ
ল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈছে আৰু তেওঁলোকো আল্লাহৰ ওপৰত সন্তুষ্ট
হৈছে। আল্লাহে আমাক তাওফীক দিয়ক,
আমিয়া তেনগ্য পৰায়ণতাৰ সৈতে তেওঁলোকৰ অনুসৰী হ'ব পাৰোঁ,
আৰু সকলো বান্দাৰ ওপৰত প্ৰমাণ হ'ব পাৰোঁ। ইয়াৰ পিছত:

প্ৰবীণআৰু নবীনসকলোউলামাইএইকথাতএকমতপ্ৰকাশকৰিছেযে,
কোনোবিধানপ্ৰমাণিতকৰাৰক্ষেত্ৰততথাহাললহাৰামসাব্যস্তকৰাৰক্ষেত্ৰত
মূলভিত্তিহৈছেআল্লাহৰপৰিএবাণীতথাআল-কোৰআন,
যিগ্ৰন্থতবাতিলৰঅনুপ্ৰৱেশঅসম্ভৱ,
সন্মুখৰপৰাওনহয়আৰুপিছফালৰপৰাওনহয়।ইয়াৰপিছতহৈছে,
ৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰহাদীছ, যাৰবিষয়েকোৱাহৈছেযে,
তেওঁমনেসজাকোনোকথাইনকয়,
তেওঁসেইটোৱেকয়যিটোতেওঁৰপ্ৰতিঅহীকৰাহয়।তাৰপিছতহৈছেউস্মতৰ
উলামসকলৰইজমা।ইয়াৰবাহিৰেওকিছুমানভিত্তিআছেযিবোৰৰক্ষেত্ৰতউ
লামাসকলেমতানৈক্যকৰিছে,
তাৰেঅন্যতমএটাহৈছেক্ৰিয়াছ।গৰিষ্ঠসংখ্যকবিজ্ঞআলিমেইয়াকপ্ৰমাণহিচা
পেগ্ৰহণকৰে,
যদিহেইয়াৰনিৰ্ভৰযোগ্যচৰ্তসমূহপূৰণহয়।এইবোৰমূলভিত্তিৰপ্ৰমাণাদিগণ
নাতকৈওবেছি, আৰুউল্লেখকৰাতকৈওবিখ্যাত।

বিধি- বিধানপ্ৰমাণকৰাৰনিৰ্ভৰযোগ্যমৌলিকভি তিসমূহ

প্ৰথমভিত্তি:আল্লাহৰপৰিত্ৰবাণীআল-কোৰআন

এতেকেপ্ৰথমভিত্তিটোহৈছে:মহাগ্ৰন্থআল-কোৰআন,
আমাৰসৰ্বশক্তিমানপ্ৰতিপালকৰকেইবাটাওবাণীয়েএইকথাপ্ৰমাণকৰেযে,
এইকিতাবৰঅনুসৰণকৰাঅনিবাৰ্যআৰুইয়াকথামুচিধৰিৰখাটোঅপৰিহা
ৰ্য, লগতেইয়াৰদ্বাৰানিৰ্ধাৰণকৰাসীমাৰপৰাআঁতৰিথকাবাধ্যতামূলক।

আল্লাহকৈছে:

﴿وَهَذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ فَاتَّبِعُوهُ وَاتَّقُوا لَعَلَّكُمْ تُرْحَمُونَ﴾ [الأنعام:

[155

আৰুএইকিতাব, যিখনআমিঅৱতীৰ্ণকৰিছোঁ –

বৰকতময়।সেয়েতোমালোকেইয়াৰঅনুসৰণকৰাআৰুতাক্ৰাঅৱলম্ব
নকৰা, যাতেতোমালোকেৰহমতপ্ৰাপ্তহোৱা।

আল্লাহতাআলাইকৈছে:

﴿يَأْهَلِ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِمَّا كُنْتُمْ تُخْفُونَ مِنَ الْكِتَابِ وَيَعْفُو عَنْ كَثِيرٍ قَدْ جَاءَكُمْ مِنَ اللَّهِ نُورٌ وَكِتَابٌ مُبِينٌ ﴿١٥﴾﴾ (يَهْدِي بِهِ اللَّهُ مَنِ اتَّبَعَ رِضْوَانَهُ سُبُلَ السَّلَامِ وَيُخْرِجُهُم مِّنَ الظُّلُمَاتِ إِلَى النُّورِ بِإِذْنِهِ وَيَهْدِيهِمْ إِلَى صِرَاطٍ مُسْتَقِيمٍ ﴿١٦﴾) [المائدة: 15-16]

নিশ্চয়তোমালোকৰওচৰলৈআমাৰৰাছুলআহিপাইছে,
তোমালোকেকিতাবৰপৰামিগোপনকৰিছিল। তাৰেবেছিভাগতেওঁতো
মালোকৰওচৰতপ্রকাশকৰিছে। আৰু বহুখিনি এৰি দিছে। নিশ্চয় আল্লাহৰ
তৰফৰপৰা এটাজ্যোতিতথা স্পষ্টকিতাবতোমালোকৰওচৰলৈ আহিছে
। যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে,
ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে। আৰু সিহঁতক
নিজ অনুমতি ক্রমে অন্ধকাৰৰপৰা পোহৰলৈ উলিয়াই আনে। লগতে সিহঁত
কসৰলপথৰ হিদায়ত দিয়ে।

আল্লাহে আৰুকৈছে:

﴿إِنَّ الَّذِينَ كَفَرُوا بِالذِّكْرِ لَمَّا جَاءَهُمْ وَإِنَّهُ لَكِتَابٌ عَزِيزٌ ﴿٤١﴾﴾ (لَا يَأْتِيهِ
الْبَطْلُ مِنْ بَيْنِ يَدَيْهِ وَلَا مِنْ خَلْفِهِ ۗ تَنْزِيلٌ مِّنْ حَكِيمٍ حَمِيدٍ ﴿٤٢﴾) [فصلت: 41-42]

[42]

নিশ্চয়যিসকলেউপদেশ (কোৰআন)
 অহাৰপিছতোসেয়াঅস্বীকাৰকৰে
 (সিহঁতকঅৱশ্যেকঠিনশাস্তিদিয়াহ'ব)। নিশ্চয়এয়াহৈছেএখনসন্মানিত
 গ্ৰন্থ, বাতিলকেতিয়াওইয়াতঅনুপ্ৰৱেশকৰিবনোৱাৰে,
 সন্মুখৰফালৰপৰাওনহয়, পিছফালৰপৰাওনহয়। এইটোপ্ৰজ্ঞাময়,
 চিৰপ্ৰশংসিতসত্তাৰতৰফৰপৰাঅৱতীৰ্ণ।

আল্লাহতাআলাইআৰুকৈছে:

﴿...إِلَىٰ هَذَا الْقُرْآنِ لِأَنَّكُمْ بِهِ...﴾ [الأنعام: 19]

এইকোৰআনমোৰওচৰলৈঅস্বীকাৰহৈছেযাতেতোমালোককআৰুযাৰ
 ওচৰলৈকেইগৈপাবসিহঁতকইয়াৰদ্বাৰাসতৰ্ককৰিবপাৰোঁ।

আল্লাহতাআলাইআৰুকৈছে:

﴿هَذَا بَلَّغٌ لِلنَّاسِ وَلِيُنذَرُوا بِهِ...﴾ [إبراهيم: 52]

এইটোহৈছেমানুহৰবাবেএটাবাৰ্তা,
 যাতেইয়াৰদ্বাৰাসিহঁতকসতৰ্ককৰাহয়।

এনেকুৱাঅৰ্থৰআয়াতবহুতআছে,
 লগতেনবীচাল্লাল্লাহুআলাইহিঅছাল্লামৰপৰাওছহীহহাদীছবৰ্ণিতহৈছেয'ত

কোৰআনকমজবুতভাৱেধাৰণকৰাৰনিৰ্দেশদিয়াহৈছে। এইটোৱেপ্ৰমাণক
ৰেযে,
যিয়েইয়াকমজবুতভাৱেধাৰণকৰিবতেওঁহিদায়তৰওপৰতপ্ৰতিষ্ঠিতহ'ব,
আনহাতেযিয়েইয়াকত্যাগকৰিবসিপথভ্ৰষ্টহ'ব। উদাহৰণস্বৰূপেনবীচাল্লাল্লা
হুআলাইহিঅছাল্লামেতেখেতৰবিদায়ীভাষণতকৈছিল:

**মইতোমালোকৰমাজতআল্লাহৰকিতাবএৰিথৈগ'লোঁ,
যেতিয়ালৈকেতোমালোকেইয়াকমজবুতভাৱেধাৰণকৰিৰা
খিবাতেতিয়ালৈকেতোমালোকেকোনোপধ্যেইপথভ্ৰষ্টনহ'বা
।**

হাদীছটোকমুছলিমবৰ্ণনাকৰিছে।

ছহীহমুছলিমতঝায়েদইবনেআৰকামৰপৰাআৰুএটাহাদীছবৰ্ণিতহৈছেয'
তনবীচাল্লাল্লাহুআলাইহিঅছাল্লামেকৈছে:

**নিশ্চয়মইতোমালোকৰমাজতদুটাগধূৰবস্ত্ৰএৰিথৈগ'লোঁ,
তাৰেপ্ৰথমটোহৈছেআল্লাহৰকিতাব, য'তআছেহিদায়ত
(পথনিৰ্দেশনা) আৰুনূৰ (পোহৰ),
গতিকেতোমালোকেইয়াকগ্ৰহণকৰাআৰুমজবুতভাৱেধাৰণ
কৰা।**

ইয়াৰপিছতএইবিষয়েতেখেতেঅনুপ্ৰাণীতকৰিলেআৰুউৎসাহপ্ৰদানকৰি
ক'লে:

মোৰআহলেবাইততথামোৰপৰিয়ালসম্পৰ্কেতোমালোকক
আল্লাহৰকথাস্মৰণকৰাওঁ,
মোৰপৰিয়ালসম্পৰ্কেতোমালোককআল্লাহৰকথাস্মৰণকৰা
ওঁ,
মোৰপৰিয়ালসম্পৰ্কেতোমালোককআল্লাহৰকথাস্মৰণকৰা
ওঁ,

কোৰআনৰভাষাতপৰিএকোৰআনকআল্লাহৰৰছীবুলিওকোৱাইছে:

এইটোহৈছেআল্লাহৰৰছী,
যিয়েইয়াকমজবুতভাৱেধাৰণকৰিব,
তেওঁহিদায়তৰওপৰতপ্ৰতিষ্ঠিতহ'ব,
আনহাতেযিয়েইয়াকপৰিত্যাগকৰিবসিপথভ্ৰষ্টহ'ব।

এনেকুৱাঅৰ্থৰহাদীছবহুতোআছে।এইবিষয়েবিজ্ঞআলিমসকলৰইজমাও
আছে,
লগতেইয়াৰপ্ৰতিচাহাবাসকলৰঈমানআছিলআৰুতেওঁলোকৰপৰৱৰ্তীলো
কসকলৰোঈমানআছিলযে,
হাদীছৰলগতেআল্লাহৰকিতাবমজবুতভাৱেধাৰণকৰা,
সেইঅনুসৰিবিধানসাব্যস্তকৰাআৰুবিচাৰ-

মীমাংসাকৰাআদিহৈছেঅনিবাৰ্য।এইবিষয়েবৰ্ণিতপ্ৰমাণাদিসমূহদীঘলীয়া
কৈউল্লেখকৰাৰপ্ৰয়োজননাইবুলিভাৰোঁ।

**দ্বিতীয়মূলভিত্তিঃনবীচাল্লাল্লাহুআলাইহিঅছাল্লামৰপৰা
বৰ্ণিতছহীহহাদীছ,
তথাচাহাবাসকলআৰুতেওঁলোকৰপৰৱৰ্তীবিজ্ঞলোকসক
লৰউক্তি।**

ঐকমত্যপোষণকৰাতিনিটামৌলিকভিত্তিৰদ্বিতীয়টোহৈছেনবীচাল্লাল্লাহু
আলাইহিঅছাল্লামৰপৰাবৰ্ণিতছহীহহাদীছসমূহ,
চাহাবীসকলেআৰুতেওঁলোকৰপৰৱৰ্তীবিজ্ঞউলামাসকলেইয়াকমূলনীতিহি
চাপেগ্ৰহণকৰিছিল, আৰুইয়াৰদ্বাৰাবিধানসাব্যস্তকৰিছিল,
লগতেউস্মতকোশিকাইছিল।

এইবিষয়তবহুতোগ্ৰন্থসংকলিতহৈছেআৰুউচুলুলফিকহআৰুমুস্তালাহগ্ৰন্থ
তোবিষয়টোকসবিস্থাৰেআলোচনাকৰাইছে।বিষয়টোকপ্ৰমাণকৰাৰদলী
লৰসংখ্যাওঅধিক।উদাহৰণস্বৰূপেইসকলোবোৰআয়াতইয়াৰপ্ৰমাণযি
বোৰআয়াততনবীচাল্লাল্লাহুআলাইহিঅছাল্লামকঅনুসৰণআৰুঅনুকৰণক
ৰাৰনিৰ্দেশদিয়াহৈছে।এইনিৰ্দেশকেৱলতেখেতচাল্লাল্লাহুআলাইহিঅছাল্লামৰ
সময়ৰলোকসকলকেইনহয়বৰংতেখেতৰপিছতআহিবলগীয়াসকলোলোক
কেদিয়াহৈছে,

কিয়নোতেখেতসকলোলোকৰপ্ৰতিৰাছুলহিচাপেপ্ৰেৰিতহৈছে।সেইকাৰণেই
কিয়ামতপৰ্যন্তআহিবলগীয়াসকলোলোককেতেখেতৰঅনুসৰণআৰুঅনুক
ৰণকৰাৰনিৰ্দেশদিয়াহৈছে।লগতেএইকাৰণেওয়ে,
তেখেতেইহৈছেপৰিত্ৰকোৰআনৰব্যখ্যাকাৰী,
এইদৰেপৰিত্ৰকোৰআনৰসংক্ষিপ্তবিষয়বোৰকতেখেতেইনিজৰকথা,
কৰ্মআৰুমৌনসন্মতিৰদ্বাৰাব্যখ্যাকৰিছে।হাদীছনাথাকিলেমুছলিমসকলে
গমেইনাপালেহঁতেনয়ে, প্ৰতিটোনামাজৰৰাকাতসংখ্যাকিমান,
নামাজপঢ়াৰধৰণকিআৰুতাৰমাজতঅৱশ্যকৰণীয়কিকিআছে।এইদৰে
ৰোজা, জাকাত, হজ্জ, জিহাদ,
সংকৰ্মৰআদেশআৰুঅসংকৰ্মৰপৰানিষেধআদিৰবিধানবোৰসবিস্তাৰেজা
নিবইনোৱাৰিলেহঁতেন, লগতেপাৰ্থিৱজীৱনৰবিভিন্নবিষয়াদিৰবিধি-
বিধানসমূহ,
এইদৰেনিষিদ্ধবস্তুবোৰৰবিধানসমূহআৰুআল্লাহেনিৰ্ধাৰণকৰাসীমাৰেখা
আৰুদণ্ডবিধিসম্পৰ্কেওঅৱগতনহ'লহঁতেনে।ইয়াৰসপক্ষেমহানআল্লাহেছ
ৰাআলেইমৰাণতকৈছে:

﴿وَأَطِيعُوا اللَّهَ وَالرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ﴾ [آل عمران: 132]

তোমালোকেআল্লাহআৰুৰাছুলৰআনুগত্যকৰাযাতেতোমালোকেকুপা
লাভকৰিবপাৰা।

এইদৰেছুবানিছাতকৈছে:

﴿يَا أَيُّهَا الَّذِينَ ءَامَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُوْلِي الْأَمْرِ مِنْكُمْ فَإِن تَنَزَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِن كُنتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ذَلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا﴾ [النساء: 59]

হেমুমিনসকল!

তোমালোকেআল্লাহৰআনুগত্যকৰাআৰুৰাছুলৰআনুগত্যকৰালগতে
আনুগত্যকৰাতোমালোকৰমাজৰক্ষমতাসীলসকলৰ,
তাৰপিছততোমালোকৰমাজতকোনোবিষয়লৈমতভেদঘটিলেসেয়াউ
পস্থাপনকৰাআল্লাহআৰুতেওঁৰৰাছুলৰওচৰত,
যদিতোমালোকেআল্লাহআৰুআখিৰাতকবিশ্বাসকৰা।এইপস্থাইউওম
আৰুপৰিগামতপ্রকৃষ্টতৰ।

মহানআল্লাহেছাৰানিছাতোকৈছে:

﴿مَنْ يُطِيعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ وَمَنْ تَوَلَّىٰ فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ
حَفِظًا﴾ [النساء: 80]

যিয়েৰাছুলৰআনুগত্যকৰিলেনিশ্চয়সিআল্লাহৰেইআনুগত্যকৰিলে,
আৰুযিয়েবিমুখহ'বতেন্তে (জানিথোৱা)

আমিতোমাকসিহঁতৰওপৰততস্বাৰধায়কৰূপেপ্ৰেৰণকৰানাই।

এতেকেৰাছুলৰহাদীছকপ্রমাণহিচাপেগণ্যনকৰাকৈঅথবাহাদীছসমূহসুৰ
ক্ষিতনহয়বুলিঅজুহাতদেখুৱালে,
মানুহৰমাজতথকামতানৈক্যবোৰমীমাংসাকৰাৰক্ষেত্ৰতআল্লাহআৰুতেওঁৰ
ৰাছুলৰফালেপ্রত্যৱৰ্তনকৰাটোকেনেকৈসম্ভৱ?
এনেকুৱাহ'লেএইটোবুজাবযে,
আল্লাহেতেওঁৰবান্দাসকলকএনেকুৱাএটাবিষয়ৰপ্রতিপ্রত্যৱৰ্তনকৰিবলৈ
কৈছেযাৰকোনোঅস্তিত্বইনাই,
এইটোএটাচৰমপর্যায়ৰভিত্তিহিনকথানহয়নেবাৰু,
তথাএইটোহৈছেআল্লাহৰপ্রতিকৰামহাকুফৰীআৰুতেওঁৰপ্রতিপোষণকৰাএ
টাকু-ধাৰণা।

সৰ্বশক্তিমানআল্লাহেছাৰানাহলতকৈছে:

﴿... وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ﴾

[النحل: 44] ﴿٤٤﴾

আৰুআমিতোমাৰপ্রতিকোৰআনঅৱতীৰ্ণকৰিছোঁ,
যাতেতুমিমানুহৰবাবেসেইটোস্পষ্টকৰিদিবপাৰায়িতোসিহঁতৰপ্রতিঅ
ৱতীৰ্ণকৰাইছেলগতেযাতেমানুহে (এইবিষয়ে) চিন্তা-চৰ্চাকৰে।

মহানআল্লাহেআৰুকৈছে:

﴿وَمَا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ إِلَّا لِتُبَيِّنَ لَهُمُ الَّذِي اخْتَلَفُوا فِيهِ وَهُدًى وَرَحْمَةً

لِقَوْمٍ يُؤْمِنُونَ ﴿٦٤﴾ [النحل: 64]

আবুআমিতোমাৰপ্ৰতিকিতাবঅৱতীৰ্ণকৰিছোঁযিসকলেএইবিষয়েম
তভেদকৰেসিহঁতকসুস্পষ্টভাৱেবুজাইদিয়াৰবাবে,
লগতেইহৈছেহিদায়তআৰুৰহমতস্বৰূপসেইসম্প্ৰদায়ৰবাবেযিসকলেঈ
মানপোষণকৰে।

এতেকেহাদীছৰযদিকোনোঅস্তিত্বইনাইআৰুইয়দিপ্ৰমাণহিচাপেব্যৱহাৰেই
নহয়তেনেহ'লেআল্লাহেতেওঁৰৰাছুলকঅৱতীৰ্ণহোৱাআয়াতসমূহবুজাইদি
য়াৰতথাবিশ্লেষণকৰাৰদায়িত্বকিয়অৰ্পনকৰিলে?

এইদৰেমহানআল্লাহেছুবানুৰতকৈছে:

﴿قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ فَإِن تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَّا

حُمِّلْتُمْ وَإِن تُطِيعُوهُ تَهْتَدُوا وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ ﴿٥٤﴾ [النور: 54]

কোৱা,

‘তোমালোকেআল্লাহৰআনুগত্যকৰাআৰুৰাছুলৰআনুগত্যকৰা’।তথা
পিওযদিতোমালোকেমুখঘূৰাইলোৱা,
তেন্তেতেওঁকেৱলতেওঁৰওপৰতঅৰ্পিতদায়িত্বৰবাবেদায়ীআৰুতোমা
লোকৰওপৰতঅৰ্পিতদায়িত্বৰবাবেতোমালোকনিজেইদায়ী;

যদিতোমালোকেতেওঁৰআনুগত্যকৰাতেস্তেসংপথপাবা,
দৰাচলতেৰাছুলৰদায়িস্বহৈছেকেৰলসুস্পষ্টভাৱেপৌঁচাইদিয়া।

মহানআল্লাহেএইছূৰাতেইআকৌকৈছে:

﴿وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَطِيعُوا الرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ﴾ [النور:

[56

আৰুতোমালোকেছালাতকায়েমকৰা,
জাকাতপ্ৰদানকৰাআৰুৰাছুলৰআনুগত্যকৰা,
যাতেতোমালোকৰহমতপ্ৰাপ্তহ'বপাৰা।

ছূৰাআ'ৰাফতেওঁকৈছে:

﴿قُلْ يَا أَيُّهَا النَّاسُ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ جَمِيعًا الَّذِي لَهُ مُلْكُ السَّمَوَاتِ
وَالْأَرْضِ لَا إِلَهَ إِلَّا هُوَ يُحْيِي وَيُمِيتُ فَآمِنُوا بِاللَّهِ وَرَسُولِهِ النَّبِيِّ الْأُمِّيِّ الَّذِي يُؤْمِنُ
بِاللَّهِ وَكَلِمَاتِهِ وَأَتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ﴾ [الأعراف: 158]

কোৱা, 'হেমানৱ!

নিশ্চয়মইতোমালোকসকলোৰেপ্ৰতিপ্ৰেৰিতআল্লাহৰৰাছুল,
যিজনআকাশসমূহআৰুপৃথিৱীৰসাব্ভৌমস্বৰঅধিকাৰী।তেওঁৰবাহি
ৰেআনকোনোসত্যইলাহনাই;
তেৱেঁইজীৱনদানকৰেআৰুতেৱেঁইমৃত্যুঘটায়।সেয়েতোমালোকেঈমান

পোষণকৰাআল্লাহৰপ্ৰতিআৰুতেওঁৰৰাছুলউম্মীনবীৰপ্ৰতি,
যিজনেআল্লাহআৰুতেওঁৰবাণীসমূহতঈমানপোষণকৰে;
আৰুতোমালোকেতেওঁৰঅনুসৰণকৰাযাতেতোমালোকেহিদায়তপ্ৰাপ্ত
হোৱা।

উক্তআয়াতবোৰেৰূপেপ্ৰমাণকৰেযে,
ৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰঅনুকৰণআৰুঅনুসৰণতেইআছেহিদায়
তআৰুৰহমত।গতিকেইয়াকনিৰ্ভৰযোগ্যগণ্যনকৰাকৈতথাইয়াৰওপৰত
আমলনকৰাকৈকেনেকৈসেইহিদায়তপোৱাসম্ভৱ?

সৰ্বশক্তিমানআল্লাহেছুবানুৰতআৰুকৈছে:

﴿لَا تَجْعَلُوا دُعَاءَ الرَّسُولِ بَيْنَكُمْ كَدُعَاءِ بَعْضِكُمْ بَعْضًا قَدْ يَعْلَمُ اللَّهُ الَّذِينَ
يَتَسَلَّلُونَ مِنْكُمْ لِوَاذًا فَلْيَحْذَرِ الَّذِينَ يُخَالِفُونَ عَنْ أَمْرِهِ أَنْ تُصِيبَهُمْ فِتْنَةٌ أَوْ
يُصِيبَهُمْ عَذَابٌ أَلِيمٌ﴾ [النور: 63]

এতেকেযিসকলেতেওঁৰবিৰুদ্ধাচৰণকৰেসিহঁতেসতৰ্কহোৱাউচিতযে,
সিহঁতেফিতনাতপতিতহ'বনাইবায়ব্ৰণাদায়কশাস্তিয়েসিহঁতকগ্রাসক
ৰিব।

তেওঁছুবাহাশ্বৰতকৈছে:

﴿... وَمَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوا...﴾ [الحشر: 7]

ৰাছুলেতোমালোককযিদিয়েসেয়াতোমালোকেগ্ৰহণকৰা,
আৰুযিটোৰপৰাতেওঁতোমালোককনিষেধকৰেতাৰপৰাৰিৰতথাকা।

এইসংক্ৰান্তীয়বহুতোআয়াতউল্লেখআছে, যিবোৰেপ্ৰমাণকৰেযে,
ৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামকআনুগত্যকৰাঅনিবাৰ্য। এইদৰেতেখে
তেযিলৈআহিছেতাৰঅনুসৰণকৰাওঅনিবাৰ্য,
যিদৰেইতিপূৰ্বেদলিলসহকাৰেআল্লাহৰকিতাবৰঅনুসৰণআৰুমজবুতভাৱে
ধাৰণৰকথাআলোচনাকৰাইছে, লগতেতাতথকাবিধি-
নিষেধমানিচলাঅনিবাৰ্য। এইদুয়োটাইহৈছেমূলভিত্তি। এইদুটাৰযিকোনোএ
টোকঅস্বীকাৰকৰিলেইআনটোকঅস্বীকাৰকৰাবুজায়তথামিছাপ্ৰতিপন্নক
ৰাসূচায়,
লগতেবিগুণআলিমসকলৰইজমাঅনুসৰিএইটোহৈছেএকপ্ৰকাৰকুফৰআৰুপ
থদ্ৰষ্টতা, আনকিইছলামৰপৰাবহিষ্কাৰহোৱাৰকাৰণ।

এইবিষয়েৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰপৰাবহুতোহাদীছবৰ্ণিতহৈ
ছে-

আনকিতেখেতৰআনুগত্যকৰাআৰুতেখেতেযিলৈআহিছেতাৰঅনুসৰণক
ৰাআৰুতেখেতৰঅবাধ্যতাকৰাহাৰামসম্পৰ্কীয়ৰাছুলচাল্লাল্লাহুআলাইহিঅ
ছাল্লামৰপৰাবৰ্ণিতহাদীছবোৰমুত্তাৱাতিৰপৰ্যায়তউপনীতহৈছে। এইআদে
শকেৱলসেইসকললোকৰবাবেইনহয়যিসকলেতেখেতৰযুগতআছিলআন
কিকিয়ামতপৰ্যন্তঅহাসকলোলোকৰবাবেপ্ৰযোজ্য। প্ৰমাণস্বৰূপেবুখাৰীআৰু

মুছলিমতবৰ্ণিতহাদীছ, আবুহুৰাইৰাহৰাছিয়ালাহুআনহুৰেবৰ্ণনাকৰিছে,
নবীচাল্লাল্লাহুআলাইহিঅছাল্লামেকৈছে:

**যিয়েমোৰঅনুসৰণকৰে,
তেওঁদৰাচলতেআল্লাহৰঅনুসৰণকৰে।আনহাতেযিয়েমোৰ
অবাধ্যতাকৰে, সিদৰাচলতেআল্লাহৰঅবাধ্যতাকৰে।**

আবুহুৰাইৰাহৰাছিয়ালাহুআনহুৰপৰাইবুখাৰীতোবৰ্ণিতহৈছে,
য'ততেখেতচাল্লাল্লাহুআলাইহিঅছাল্লামেকৈছে:

**মোৰউম্মতৰপ্ৰতিজনব্যক্তিয়েজান্নাততপ্ৰৱেশকৰিব,
কেৱলসেইব্যক্তিৰবাহিৰেযিয়েঅস্বীকাৰকৰিব, সোধাহ'ল-
হেআল্লাহৰৰাছুল, কোনেঅস্বীকাৰকৰিব?
তেখেতেক'লে:যিয়েমোৰঅনুসৰণকৰিবতেওঁজান্নাততপ্ৰৱে
শকৰিবআৰুযিয়েমোৰঅবাধ্যতাকৰিব,
সেইজনহেদৰাচলতেঅস্বীকাৰকৰিব।**

আহমদ,
আবুদাউদআৰুহাকিমেশিশুঙ্কসূত্ৰদ্বাৰামিৰুদামইবনেমাদীকাৰিবৰাছিয়া
লাহুআনহুৰপৰাবৰ্ণনাকৰিছেযে, নবীচাল্লাল্লাহুআলাইহিঅছাল্লামেকৈছে:

**জানিথোৱা! মোককিতাবপ্ৰদানকৰাইছে,
লগতেইয়াৰঅনুৰূপআৰুকিবাতিয়াইছে।জানিথোৱা,**

এনেকুৱাএটাসময়আহিব,
যেতিয়াকোনোএজনপ্ৰাচুৰ্যৰানব্যক্তিয়েনিজআসনতবহিক'
ব, তোমালোকেঅকলকোৰআনকেইমানিচলা,
তাতমিহালালবুলিপাবাসেইটোকেহালালমানিবাআৰুতাত
মিহাৰামবুলিপাবা,
কেৱলসেইটোকেহাৰামবুলিগণ্যকৰিবা।

আবুদাউদআৰুইবনেমাজাতবিশুদ্ধসূত্ৰবৰ্ণিতহৈছে:ইবনুআবীৰাফেতে
ওঁৰপিতৃৰপৰাবৰ্ণনাকৰিছেযে, নবীচাল্লাল্লাহুআলাইহিঅছাল্লামেকৈছে:

মইতোমালোকৰকাকোযেনএনেকুৱাঅৱস্থাতদেখানাপাওঁ
যে, সিনিজৰআসনতআউজিবহিথাকিব,
আৰুতাৰওচৰলৈমোৰকোনোনিৰ্দেশআহিলে -
যিনিৰ্দেশৰজৰিয়তেমইকিবাকৰিবলৈআদেশকৰিছোঁঅথবা
কোনোবিষয়েনিষেধকৰিছোঁ-,
তেতিয়াসিক'ব:এইবোৰআমিএকোনাজানো,
আমিআল্লাহৰকিতাবতযিপাইছোঁসেইখিনিহেমানিম।

হাছানইবনেজাবিৰেকৈছে,
মইমিৰ্ফদামইবনেমা'দীকাকৰিবৰাছিয়াল্লাহুআনহুৰপৰাশুনিছোঁ,
তেওঁকৈছে:

ৰাছুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামেখাইবৰৰদিনাকেইবাটাওবস্তুহাৰা
মকৰিছে,
তাৰপিছতকৈছে:অনতিপলমেতোমালোকৰমাজৰকোনোবাইমোৰকথাক
অস্বীকাৰকৰিব,
যেতিয়াসিনিজৰআসনতআউজিবহিথাকিবতেতিয়াতাৰসন্মুখতমোৰহা
দীছপাঠকৰাহ'ব, তেতিয়াসিক'ব:আমাৰমাজতআল্লাহৰকিতাবআছে,
আমিতাতযিহালালবুলিপাইছোঁসেইটোকেহালালবুলিমানোআৰুতাতযিহাৰা
মবুলিপাইছোঁসেইটোকেহাৰামবুলিমানো।সারধানহোৱাতথাজানিথোৱা!
ৰাছুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামেযিটোহাৰামকৰিছেসেইটোওআল্লাহে
হাৰামকৰাৰদৰেইহাৰাম।

হাকিম, তিৰমিজীআৰুইবনেমাজাইবিশুদ্ধচনদৰসৈতেবৰ্ণনাকৰিছে।

ৰাছুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামৰপৰাএনেকুৱাহাদীছবোৰমুতাৱা
তিৰপর্যায়তউপনীতহৈছে-
এইদৰেতেখেতেখেতৰভাষণতচাহাবাসকলকউদ্দেশ্যকৈছিল,
তেওঁলোকৰমাজৰউপস্থিতলোকসকলেযেনঅনুপস্থিতলোকসকলককথাখি
নিপোঁচাইদিয়ে।লগতেএইকথাওকৈছিল:

**এনেকুৱাওহ'বপাৰেযে,
যিসকলৰওচৰলৈজ্ঞানৰকথাপোঁচাইদিয়াহ'বতেওঁলোকহয়
তোশ্রোতাতকৈওঅধিকস্মৃতিধৰ।**

বুখাৰীআৰুমুছলিমতনবীচাল্লাল্লাহুআলাইহিঅছাল্লামৰপৰাবৰ্ণিতহৈছেযে,
তেখেতেআৰাফাৰময়দানতদিয়াবিদায়ীভাষণতআৰুকুৰবানীৰদিনাতেওঁ
লোককএইকথাকৈছিলযে,

উপস্থিতলোকসকলেযেনঅনুপস্থিতলোকসকলৰওচৰলৈ (মোৰবাণী)
পৌঁচাইদিয়ে।এনেকুৱাওহ'বপাৰেযে,
যিসকলৰওচৰলৈজ্ঞানৰকথাপৌঁচাইদিয়াহ'বতেওঁলোকহয়তোশ্রোতাতকৈ
ওঅধিকস্মৃতিধৰ।

শ্রোতাআৰুযিসকলৰওচৰলৈতেখেতৰবাণীপৌঁচাইদিয়াহ'বতেওঁলোকৰবা
বেয়দিহাদীছসমূহপ্ৰমাণহিচাপেগণ্যনহ'লহেঁতেনআৰুযদিহাদীছবোৰকিয়া
মতপৰ্যন্তঅৱশিষ্টথাকিবলগীয়াহ'লহেঁতেনতেন্তেখেতেকেতিয়াওসেইটো
পৌঁচাইদিয়াৰনিৰ্দেশনিদিলেহেঁতেন।গতিকেবুজাগ'লযে,
হাদীছহৈছেপ্ৰতিষ্ঠিতএটাপ্ৰমাণ,
সেইসকলৰবাবেওযিসকলেপ্ৰত্যক্ষভাৱেনবীচাল্লাল্লাহুআলাইহিঅছাল্লামৰ
মুখৰপৰাশুনিছেআৰুসেইসকলৰবাবেওযিসকলৰওচৰলৈবিশুদ্ধসূত্ৰদ্বাৰা
বৰ্ণিতহৈছে।

ইপিনেৰাছুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামৰচাহাবাসকলেতেখেতৰকও
লীফে'লীসকলোপ্ৰকাৰহাদীছসংৰক্ষণকৰিছেআৰুসেইবোৰতেওঁলোকৰপৰ
ৱৰ্তীতাবেঈনসকলৰওচৰলৈআৰুতেওঁলোকেতেওঁলোকৰপৰৱৰ্তীলোকসক
লৰওচৰলৈপৌঁচাইদিছিল।এইদৰেবিশ্বস্তউলামাসকলেপ্ৰজন্মৰপিছতপ্ৰজন্ম
আৰুশতাব্দীৰপিছতশতাব্দীলৈপৌঁচাইদিছিলতথাশিকাইথৈগৈছিল।লগতে

তেওঁলোকেকিতাপতলিপিবদ্ধকৰিছিলআৰুছহীহজঈফনিৰ্বাচনকৰিম্পষ্টক
ৰিছিল।এইদৰেবিশুদ্ধহাদীছবাচনিকৰাৰনিয়ম-

কানুনপ্রস্তুতকৰিছিল।বিপ্তআলিমসকলেকুতুবুশ্বুল্লহকেআদিকৰিছহীহাই
নআদিকপৰিপূৰ্ণৰূপেহিফজকৰিছিলতথাসংৰক্ষণকৰিছিল,
যিদৰেআল্লাহেপৰিএকোৰআনকসংৰক্ষণকৰিছেঅলাগতীয়াবস্তুৰপৰা,
নাস্তিকসকলৰনাস্তিকতাৰপৰাআৰুবাতিপন্থীৰবিকৃতিৰপৰা।এককথাত
মহানআল্লাহেতেখেতৰএইকথাকবাস্তৱায়নকৰিছে, য'ততেওঁকৈছে:

﴿إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ﴾ [الحجر: 9]

নিশ্চয়আমিয়েইকোৰআনঅৱতীৰ্ণকৰিছোঁআৰুঅৱশ্যেআমিয়েইইয়া
ৰসংৰক্ষক।

এইকথাতকোনোসন্দেহনাইযে,
ৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰহাদীছোহৈছেএকপ্ৰকাৰঅহী।আল্লাহেযি
দৰেতেওঁৰকিতাবকসংৰক্ষণকৰিছে,
ঠিকসেইদৰেতেওঁহাদীছোসংৰক্ষণকৰিছে,
ইয়াৰবাবেআল্লাহেউলামাসকলকনিয়োজিতকৰিছে।তেওঁলোকেবাতিপ
ন্থীৰপৰিবৰ্তন, পৰিবৰ্ধনআৰুবিকৃতিকনসাংকৰিছিল,
লগতেজাহিলসকলৰঅপব্যথ্যাকমিছাপ্ৰমাণকৰি দেখুৱাইছিল।আনকিনা
স্তিক,
মিছলীয়াআৰুমুখসকলেইয়াৰসৈতেযিসম্পৃক্তকৰাৰঅপচেষ্টাকৰিছেসেই

সকলোবোৰকেপৃথককৰিছে। কাৰণআল্লাহেহাদীছকপৰিগ্ৰহকোৰআনৰত্ন
ছীৰবনাইছে,

আৰুকোৰআনতথকাসংক্ষিপ্তবিষয়বোৰৰব্যাখ্যাহিচাপেঘোষণাকৰিছে,
লগতেহাদীছতএনেকুৱাকিছুমানবিধি-

বিধানৰকথাকোশ্চীকৃতিপ্ৰদানকৰিছেযিবোৰকোৰআনতউল্লেখকৰানাই।

উদাহৰণস্বৰূপেদুগ্ধপানকৰোৱাৰবিতংবিধি-বিধান,

উত্তৰাধিকাৰীসম্পৰ্কীয়কিছুমানবিধি-বিধান,

এইদৰেকোনোনাৰীকতাইৰপেহীঅথবামাহীৰসৈতেএকেলগেবিবাহকৰাহা
ৰামসম্পৰ্কীয়বিধি-

বিধানআদিযিবোৰছহীহাদীছতবৰ্ণিতহৈছেকিন্তুপৰিগ্ৰহকোৰআনতএইবো
ৰউল্লেখনাই।

চাহাবাআৰুতাবেঈনসকলে,

লগতেতেওঁলোকৰপৰৱৰ্তীবিপ্তআলিমসকলেচাহাবাআৰুতাবেঈনসকলৰ
কিছুমানএনেকুৱাঘটনাবৰ্ণনাকৰিছেযিবোৰেপ্ৰমানকৰেযে,
তেওঁলোকেহাদীছৰপ্ৰতিআমলকৰাকঅনিবাৰ্যবুলিভাবিছিলআৰুইয়াকবহু
তমৰ্যাদাদিছিল...

বুখাৰীআৰুমুছলিমতআবুহুৰাইৰাহৰাছিয়ালাহআনহৰপৰাবৰ্ণিততেওঁ
কৈছে:

ৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰমৃত্যুৰপিছতযেতিয়াআৰবৰকিছুমান
লোকমুৰ্তাদহৈগৈছিল,

তেতিয়া আবুবকৰ চিদ্দীকৰা দ্বিয়াল্লাহু আনহুৱে ঘোষণা কৰি কৈছিল: আল্লাহ
ৰশপত!

যিসকলে নামাজ আৰু জাকাতৰ মাজত পাৰ্থক্য কৰিছে তথা ইয়াক লৈ বিব্রান্তিস্
ষ্টিকৰিছে,

নিশ্চিতভাৱে মই সিহঁতৰ লগত যুদ্ধ কৰিমই। এইশুনিও মৰৰা দ্বিয়াল্লাহু আন
হুৱেতে ওঁকক'লে: আপুনি সিহঁতৰ সৈতে কি ভিত্তিত যুদ্ধ কৰিব,
অথচ নবীচাল্লাহু আলাইহি অছাল্লামে কৈছে:

**মোক যুদ্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে যেতিয়ালৈকে মানুহে লাইলা-
লা-হাইল্লাল্লাহু স্মীকাৰ নকৰে,
এতেকে যেতিয়াকোনো বাইলাইলা-
হাইল্লাল্লাহু স্মীকাৰোক্তি দিব, তেতিয়া তাৰ প্ৰাণ, ধন-
সম্পদ আদি মোৰ পৰা নিৰাপদ হৈ পৰিব,
কিন্তু কোনোহক বিনিষ্ট কৰি দণ্ডবিধিৰ আওতা ত পৰিলে সেয়া
সুকীয়া কথা।**

তেতিয়া আবুবকৰ চিদ্দীকৰা দ্বিয়াল্লাহু আনহুৱে ক'লে: জাকাত লাইলা-
হাইল্লাল্লাহু স্মীকাৰ নহয়নে, আল্লাহ ৰশপত!

সিহঁতে যদি মোক এটাৰ ছীদিবলৈও অস্মীকাৰ কৰে যিটো সিহঁতে ৰাছুলুল্লাহ চা
ল্লাহু আলাইহি অছাল্লামৰ যুগত দিছিল তেন্তে মই এইটো নিদিয়াৰ কাৰণেও সি
হঁতৰ সৈতে যুদ্ধ কৰিম। ইয়াৰ পিছতও মৰৰা দ্বিয়াল্লাহু আনহুৱে কৈছে যে,

মইদেখিছিলোঁ আল্লাহে যুদ্ধৰ বাবে আবুবকৰৰ বুকু প্ৰশস্তকৰি দিছে,
তেতিয়াহে মই গমপালোঁ তেওঁৰ সিদ্ধান্তটোৱে সঠিক।

চাহাবা-এ-

কেৰামৰাছিয়া ল্লাহু আনহুমে ও বিষয়টো ততেওঁক সমৰ্থন কৰিছিল আৰু তেওঁ
লোকে মূৰ্তাদসকলৰ বিৰুদ্ধে সেই সময়লৈকে যুদ্ধ কৰিছিল যেতিয়ালৈকে সিহঁ
তে উভতি নাহিছিল। আনহাতে যিসকলে অটল আছিল সিহঁতৰ সৈতে যুদ্ধ কৰি
ছিল। এই ঘটনাটোৱে স্পষ্টৰূপে প্ৰমাণ কৰে যে,
হাদীছৰ মৰ্যাদা অধিক আৰু তাৰ ওপৰত আমল কৰা অনিবাৰ্য। এইদৰে আন এ
টা ঘটনাত এজনী আইতা (দাদীমাক)
আহি আবুবকৰৰাছিয়া ল্লাহু আনহু কনিজৰ মীৰাছ সম্পৰ্কে সোধাত তেখেতে
ক'লে:

আল্লাহৰ কিতাবত তোমাৰ বাবে কোনো অংশ নিৰ্ধাৰিত নাই,
আৰু ৰাছুলু ল্লাহু চা ল্লাহু আলাই হি অছা ল্লামে কোনো অংশ নিৰ্ধাৰণ কৰিছে নে
নাই সেইটোও মোৰ জনানাই, বিষয়টো মই মানুহক সোধ-
পোচ কৰিতাৰ পিছত জনাই আছোঁ।

ইয়াৰ পিছত তেওঁ চাহাবাসকলক বিষয়টো সম্পৰ্কে সুধিলে,
তেওঁলোকৰ মাজৰ বিভিন্ন জনে এই সাক্ষ্য প্ৰদান কৰিলে যে,
নবী চা ল্লাহু আলাই হি অছা ল্লামে আইতাৰ কাৰণে ষষ্ঠাংশ নিৰ্ধাৰণ কৰিছে। এ
ইদৰে ওমৰৰাছিয়া ল্লাহু আনহুৱেও তেওঁৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিছিল যে,
তেওঁলোকে যেন মানুহৰ মাজত আল্লাহৰ কিতাব অনুসৰি মীমাংসাকৰে,

লগতেযদিবিষয়টোৰমীমাংসাকোৰআনতনাপায়তেগ্লেযেনৰাছুলচাল্লাল্লাহ
আলাইহিঅছাল্লামৰহাদীছৰদ্বাৰামীমাংসাকৰে।

নিৰ্যাতনৰবশৰতীহৈঅকালতেমৃতসন্তানগৰ্ভপাতকৰানাৰীৰএটাগোচৰৰ
ফয়চালাদিয়াটোতেওঁৰবাবেযেতিয়াকঠিনহৈপৰিছিলতেতিয়াতেওঁমীমাং
সাৰবাবেচাহাবাসকলকসুধিছিল,
তেতিয়ামুহাম্মদবিনমাছলামহআৰুমুগীৰাহবিনশুবাৰাদ্বিয়াল্লাহআনহুমা
ইসাফ্যুপ্ৰদানকৰিকৈছিলযে,
নবীচাল্লাল্লাহআলাইহিঅছাল্লামেএইক্ষেত্ৰতএজনদাসঅথবাএজনীদাসীকৰ
ক্ৰপণহিচাপেদিবলৈনিৰ্দেশদিছে।ইয়াৰপিছততেৰোঁসেইমতেইমীমাংসাকৰি
ছিল।

স্বামীৰমৃত্যুৰপিছতসেইঘৰতেস্ত্ৰীৰইদতপালনসম্পৰ্কীয়এটাবিষয়তফয়
চালাদিয়াৰক্ষেত্ৰতউছমানৰাদ্বিয়াল্লাহআনহুৰেযেতিয়াকঠিনপৰিস্থিতিৰস
ন্মুখীনহৈছিল,
তেতিয়াফাৰিয়াবিল্লেমালিকবিনছিনানঅৰ্থাৎআবুছাঈদৰাদ্বিয়াল্লাহআনহু
ৰভগ্নীয়েসংবাদদিছিলযে,
নবীচাল্লাল্লাহআলাইহিঅছাল্লামেএনেকুৱানাৰীকসেইঘৰতেইদতপালনক
ৰাৰনিৰ্দেশদিছে, এইকথাশুনিতেরোঁসেইমতেইফয়চালাদিছিল।

এইদৰেহাদীছঅনুসৰিয়েঅলীদবিনউৰ্ব্বাকমাদকদ্রব্যসেৱনৰশাস্তিবিহা
হৈছিল।এইদৰেআলীৰাদ্বিয়াল্লাহআনহুৰেযেতিয়াশুনিলেযে,
উছমানৰাদ্বিয়াল্লাহআনহুৰেতামাতুহজ্জৰবিপক্ষেথিয়দিছেতখামানুহকতা

মাতুকৰিবলৈ নিষেধ কৰি আছে,

তেতিয়া আলীৰা দ্বিয়াল্লাহ্‌ আনহুৱে হুজ্জা আৰু ওমৰাৰ একেলগে নিয়ত কৰিছিল
ল'অৰ্থাৎ তামাতুকৰাৰ নিয়ত কৰিছিল আৰু কৈছিল:

কোনো মানুহৰ কথাক সমৰ্থন কৰিমই বা ছুল্‌ চালাল্লাহ্‌ আলাই হিঅছা ল্লামৰ
হাদীছ ত্যাগ কৰিব নোৱাৰোঁ।

এইদৰে আব্দুল্লাহ্‌ ইবনে আব্বাছৰ ওচৰত যেতিয়া কিছূমান লোকে ইফ'ৰাদ হুজ্জা
সপক্ষে থিয় হৈ তামাতু হুজ্জাৰ বিপক্ষে আবুবকৰ আৰু ওমৰাৰ কথাক প্ৰমাণ হি
চাপেউ পস্হাপন কৰিছিল, তেতিয়া তেওঁ কৈছিল:

বেছি সম্ভৱ তোমালোকৰ ওপৰত শিলাবৃষ্টি হ'ব,
কাৰণ মই কৈ আছোঁ বা ছুল্‌ চালাল্লাহ্‌ আলাই হিঅছা ল্লামে কৈছে আৰু তোমা
লোকে কৈ আছা আবুবকৰ আৰু ওমৰাৰ কৈছে।

এতেকে অকণমান ভাবি চাওক চোন,
আবুবকৰ আৰু ওমৰাৰ দৰে বিশিষ্ট চাহাবীৰ কথাত দ্বাৰাহাদীছৰ বিৰুদ্ধাচৰণ
হ'লে যদি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে তেওঁ লোকত কৈ নিম্নপৰ্যায়ৰ ব্য
ক্তিৰ মত বাইজতি হাদৰ দ্বাৰাহাদীছৰ বিৰুদ্ধাচৰণ কৰাটো কিমান সমীচীন?
এইদৰে কিছূমান লোকে যেতিয়া আব্দুল্লাহ্‌ ইবনে ওমৰাৰ সৈতে মতানৈক্য কৰি
ছিল তেতিয়া তেওঁ সিহঁতক উদ্দেশ্য কৈছিল:

আমি ওমৰাৰ অনুসৰণ কৰিবলৈ দায়বদ্ধ নেহাদীছৰ অনুসৰণ কৰিবলৈ দায়
বদ্ধ?

এইদৰেইমৰাণইবনেছাইনৰাছিয়াল্লাহুআনহুৰেযেতিয়াহাদীছবৰ্ণনাকৰি
আছিল, সেইসময়তেকোনোএজনব্যক্তিয়েক'লেযে,
আমাককোৰআনৰকথাকওক, তেতিয়াতেওঁফ্রোধাশ্বিতহৈকৈছিলযে,
শুনা! হাদীছেইহৈছেকোৰআনৰতাফছীৰ,
হাদীছনাথাকিলেআমিজানিবইনোৱাৰিলোঁহেতেনযে,
জোহৰৰফৰজচাৰিৰাকাত,
মাগৰিবৰতিনিৰাকাতআৰুফজৰৰদুইৰাকাত,
এইদৰেজাকাতৰবিস্তাৰিতবিধি-বিধানআদিওগমনাপালোঁহেঁতেন,
যিবোৰৰবিতংআলোচনাহাদীছতহেআহিছে।

হাদীছৰমৰ্যাদাআৰুসেইমতেআমলকৰাৰবাধ্যবাধকতা,
লগতেইয়াৰবিৰুদ্ধাচৰণকৰাৰপৰাবিৰতথকাসম্পৰ্কীয়চাহাবাসকলৰবহু
তোউক্তিপোৱাযায়।ইয়াৰআৰুএটাউদাহৰণহৈছেঃআব্দুল্লাহইবনেওমৰৰা
ছিয়াল্লাহুআনহুমাইযেতিয়াএইহাদীছবৰ্ণনাকৰিছিলঃ

**আল্লাহৰবান্দীসকলকআল্লাহৰমছজিদৰপৰাবিৰতনাৰাখি
বা।**

তেওঁৰকিছুমানসন্তানেকৈছিলঃ**আমিআমাৰস্ত্ৰীসকলকবিৰতৰাখি
ম,**
এইশুনিআব্দুল্লাহৰাছিয়াল্লাহুআনহুফ্রোধাশ্বিতহৈছিলআৰুতাককঠোৰভা
ষাৰেভৎসনাকৰিছিলআৰুকৈছিলঃ

মইকৈআছেঁৰাছুলুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামেকৈছেআৰুতোমালোকে
কৈআছাআমিয়াবলৈনিদিওঁ।

আব্দুল্লাহবিনমুগাফলআল-

মুঝানীৰাদ্বিয়াল্লাহুআনহুৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰএজনচাহাবী
আছিল,

তেওঁএবাৰতেওঁৰএজনআত্মীয়কদুইআঙুলিৰেশিলগুটিদলিওৱাদেখিলে,
এইদেখিতাকনিষেধকৰিলেআৰুতাকক'লে:নবীচাল্লাল্লাহুআলাইহিঅছাল্লাম
মেএনেকৈদুইআঙুলিৰেশিলগুটিনিষ্কেপকৰিবলৈনিষেধকৰিছেআৰুকৈছে:
কিয়নোইয়াৰদ্বাৰাচিকাৰকমাৰিবপৰানায়আৰুশুক্ৰকোকাঠিনআঘাতক
ৰিবপৰানায়,

কিন্তুইয়াৰদ্বাৰাদাঁতভাঙিবপৰায়অথবাচকুতআঘাতকৰিবপাৰি।ইয়া
ৰপিছততেওঁসেইব্যক্তিকআকৌতেনেকৈশিলগুটিদলিওৱাইচিকাৰকৰাদেখি
লে।তেতিয়াতেওঁক'লে, আল্লাহৰশপত!

'মইতোমাৰলগতকেতিয়াওকথানকওঁ।মইতোমাকএইকামকৰিবলৈৰাছুল
ল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামেনিষেধকৰাবুলিকোৱাৰপিছতোতুমিআকৌ
সেইকামকেকৰিলা?

বিশিষ্টতাবেয়ীআইয়ুবআচ-ছাখতিয়ানীৰপৰাবাইহাকীয়েবৰ্ণনাকৰিছে,
তেওঁকৈছে:

যদি তুমি কাৰোবাক হাদীছ বৰ্ণনাকৰা আৰু সি যদিক যমে,
এইটো বাদ দিয়া কোৰআনৰ পৰাকোৱা, তেতিয়া জানিবাযে,
সেইজন এজন পথভ্ৰষ্টব্যক্তি।

আওঝায়ীৰাহিমাছল্লাহে কৈছে:

হাদীছেই হৈছে কোৰআনৰ ব্যাখ্যা,
কোৰআনত সাধাৰণভাৱে উল্লেখিত বিষয়বোৰক হাদীছেই বিশ্লেষণ কৰিশুং
খলাবদ্ধ কৰিছে অথবা তাত যিবোৰ বিধান উল্লেখ নাই সেইবোৰ বিধান অৱগ
ত কৰাইছে। এই বিষয়টোক আল্লাহে পৱিত্ৰ কোৰআনত এইদৰে উল্লেখ কৰিছে:

﴿... وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ﴾

[النحل: 44]

আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ,
যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অ
ৱতীৰ্ণ কৰাইছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।

লগতে ইতিপূৰ্বে উল্লেখ কৰা নবীচাল্লাল্লাহু আলাইহি অছাল্লামৰ এই হাদীছটো
ৰেও এই কথা কেইপ্ৰমাণ কৰে।

জানিথোৱা! নিশ্চয় মোক কিতাব (কোৰআন)

প্ৰদান কৰাইছে, লগতে ইয়াৰ অনুৰূপ আৰু কিবাদিয়াইছে।

বাইহাকীয়েআমিৰআশ্ব-শ্বাবীৰাহিমাছল্লাহৰপৰাবৰ্ণনাকৰিছে,
তেওঁকিছুমানলোককউদ্দেশ্যিকৈছিল:

তোমালোকেতেতিয়াইধ্বংসতপতিতহ'বাযেতিয়াআ-
ছাৰপৰিত্যাগকৰিবা।ইয়াত 'আ-ছাৰ'
শব্দৰদ্বাৰাছহীহহাদীছকবুজোৱাইছে।

বাইহাকীয়েআওঝায়ীৰাহিমাছল্লাহৰপৰাওবৰ্ণনাকৰিছেযে,
তেৰোঁকেইজনমানশিষ্যকউদ্দেশ্যিকৈছিল:

যেতিয়াতোমাৰওচৰলৈকোনোহাদীছআহিপাব,
তেতিয়াসেইহাদীছৰবাহিৰেবেলেগকোনোকথাকপ্রাধান্যনিদিবা,
কাৰণৰাছুলুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামেসেইহাদীছৰবাতাটোআল্লাহৰ
ফালৰপৰাবৰ্ণনাকৰিছে।

বিশিষ্টইমামছুফিয়ানবিনছাঈদআচ-
ছাওৰীৰাহিমাছল্লাহৰপৰাবাইহাকীয়েবৰ্ণনাকৰিছেযে, তেওঁকৈছে:

হাদীছৰজ্ঞানেইহৈছেপৰিপূৰ্ণজ্ঞান।

ইমামমালিকৰাহিমাছল্লাহকৈছে:

আমিপ্রতিজনেপ্রতিজনৰকথাকথগুনকৰিবপাৰোঁঅথবাআমাৰকথাকথ
গুনকৰিবপাৰে, কেৱলএইজনকবৰবাসীৰবাহিৰে,

অৰ্থাৎ ৰাছুলচাল্লাল্লাহুআলাইহিঅছল্লামৰকথাককোনেওখণ্ডনকৰিবনোৱা
ৰে।

আবুহানীফাৰাহিমাছল্লাহেইকৈছে:

ৰাছুলৰহাদীছপোৱাৰলগেলগেতাকশিৰতস্থানদিবা।

শ্বাফেয়ীৰাহিমাছল্লাহেইকৈছে:

যেতিয়ামইৰাছুলুল্লাহচাল্লাল্লাহুআলাইহিঅছল্লামৰপৰাকোনোছহীহহাদীছ
বৰ্ণনাকৰোঁ, আবুসেইঅনুসৰিয়দিমইনিজেআমলনকৰোঁ,
শপতখাইকওঁয়ে, ইয়াৰদ্বাৰাএইটোবুজাবযে, মোৰওচৰতবিবেকনাই।

তেওঁআৰুকৈছে:

যদিমইএনেকুৱাকোনোকথাকওঁযিটোহাদীছৰপৰিপন্থী,
তেনেহ'লেমোৰকথাকদলিয়াইদিয়া।

ইমামআহমদবিনহাম্বলৰাহিমাছল্লাহেতেওঁৰশিষ্যসকলকউদ্দেশ্যকৈছিল:

মোকঅন্ধানুসৰণ (তাক্লীদ) নকৰিবাআৰুমালিক, শ্বাফেয়ীকোনহয়,
বৰংআমিযিঠাইৰপৰাবিধানসংগ্ৰহকৰিছোঁতাৰপৰাইসংগ্ৰহকৰা।

তেওঁএইকথাওকৈছে:

আচৰিতলাগে সেইসকললোকৰপ্ৰতিযিসকলেহাদীছৰচনদআৰুতাৰসত্য
তাসম্পৰ্কেজনাৰপিছতোছুফিয়ানৰপ্ৰতিটাপলিমেলৈ,
অথচমহানআল্লাহকৈছে:

﴿لَا تَجْعَلُوا دُعَاءَ الرَّسُولِ بَيْنَكُمْ كَدُعَاءِ بَعْضِكُمْ بَعْضًا قَدْ يَعْلَمُ اللَّهُ الَّذِينَ
يَتَسَلَّلُونَ مِنْكُمْ لِوَاذًا فَلْيَحْذَرِ الَّذِينَ يُخَالِفُونَ عَنْ أَمْرِهِ أَنْ تُصِيبَهُمْ فِتْنَةٌ أَوْ
يُصِيبَهُمْ عَذَابٌ أَلِيمٌ﴾ [النور: 63]

এতেকেযিসকলেতেওঁৰ (ৰাছুলৰ)
বিৰুদ্ধাচৰণকৰেসিহঁতেসতৰ্কহোৱাউচিতযে,
সিহঁতেফিতনাতপতিতহ'বনাইবায়ল্পণাদায়কশাস্তিয়েসিহঁতকগ্রাসক
ৰিব।

তেওঁকৈছে: ফিতনাকিতোমালোকেজানানে?
ফিতনাইছেশ্বৰ্ক। ৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰহাদীছৰএটাবাক্যক
অমান্যকৰিলেইঅন্তৰতবদ্রতাসৃষ্টিহয়, তাৰফলতসেইব্যক্তিধ্বংসহৈয়ায়।
বাইহাকীয়েবিশিষ্টতাবেয়ীমুজাহিদবিনজবৰৰপৰাবৰ্ণনাকৰিছে,
তেওঁমহানআল্লাহৰএইবাণীসম্পৰ্কেকৈছে:

﴿يَأْتِيهَا الَّذِينَ ءَامَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِي الْأَمْرِ مِنْكُمْ فَإِن تَنَزَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِن كُنتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ذَلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا﴾ [النساء: 59]

এতেকেতোমালোকৰমাজতকোনোবিষয়লৈমতভেদঘটিলেসেয়াউপ
স্থাপনকৰাতথাপ্রত্যৱৰ্তনকৰাআল্লাহআৰুতেওঁৰৰাছুলৰওচৰত।

আল্লাহৰপ্রতিপ্রত্যৱৰ্তনঅৰ্থাৎকোৰআনৰপ্রতিপ্রত্যৱৰ্তনকৰাকবুজাই
ছে।ৰাছুলৰপ্রতিপ্রত্যৱৰ্তনঅৰ্থাৎহাদীছৰপ্রতিপ্রত্যৱৰ্তনকৰাকবুজাইছে।

বাইহাকীয়েবুহৰীৰাহিমাছল্লাহৰপৰাবৰ্ণনাকৰিছে, তেওঁকৈছে:

আমাৰপূৰ্বৱৰ্তীউলামাসকলেগুৰুস্বসহকাৰেএইকথাকৈছিলযে,
মজবুতভাৱেহাদীছখামুচিধৰাৰমাজতেইআছেমুক্তি।

ইবনেকুদামাৰাহিমাছল্লাহেতেওঁৰকিতাবৰাওজাতুননা-জিৰগ্নতবিধি-
বিধানৰমৌলিকনীতিমালাসম্পৰ্কীয়একআলোচনাতকৈছে:

আৰুদ্বিতীয়মূলনীতিহৈছে,

ৰাছুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামৰহাদীছ।তেখেতচাল্লাল্লাহুআলাইহি
অছাল্লামৰবাণীহৈছেতেখেতৰসত্যতাৰপ্রমাণ,
লগতেআল্লাহেতেখেতৰআনুগত্যকৰাৰনিৰ্দেশদিয়েআৰুতেখেতেদেখুৱাইদি
য়াদিশ-নিৰ্দেশনাৰবিৰুদ্ধাচৰণৰপৰাসতৰ্ককৰিছে।

ক'বলগীয়াখিনিসমাপ্তহ'ল।

ইবনেকাছীৰৰাহিমাছল্লাহেএইআয়াতৰতাকছীৰতকৈছে:

﴿لَا تَجْعَلُوا دُعَاءَ الرَّسُولِ بَيْنَكُمْ كَدُعَاءِ بَعْضِكُمْ بَعْضًا قَدْ يَعْلَمُ اللَّهُ الَّذِينَ يَتَسَلَّلُونَ مِنْكُمْ لِوَاذًا فَلْيَحْذَرِ الَّذِينَ يُخَالِفُونَ عَنْ أَمْرِهِ أَنْ تُصِيبَهُمْ فِتْنَةٌ أَوْ يُصِيبَهُمْ عَذَابٌ أَلِيمٌ﴾ [النور: 63]

এতেকেযিসকলেতেওঁৰ (ৰাছুলৰ)

বিৰুদ্ধাচৰণকৰেসিহঁতেসতৰ্কহোৱাউচিতযে,

সিহঁতেফিতনাতপতিতহ'বনাইবায়ল্পণাদায়কশাস্তিয়েসিহঁতকগ্রাসক
ৰিব।

অৰ্থাৎৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰবাণীৰবিৰুদ্ধাচৰণ,

আৰুসেইটোৱেহৈছেতেখেতৰপথ, মানহাজ, তৰীকাহ,

ছুল্লতআৰুচৰীয়ত।গতিকেপ্ৰতিটোকথাআৰুকৰ্মকেতেখেতৰকথাআৰুকৰ্ম

ৰসৈতেমিলাইচোৱাহ'ব,

যদিমিলথাকেতেতিয়াহেগ্ৰহণযোগ্যহ'বঅন্যথাপ্ৰত্যখ্যানকৰাহ'ব,

কৰ্তাআৰুবক্তায়িয়েইনহওককিয়।

যিদৰেবুখাৰীআৰুমুছলিমততেখেতচাল্লাল্লাহুআলাইহিঅছাল্লামৰপৰাবাণী
তহৈছে, তেখেতকৈছে:

যিয়েএনেকুরাকোনোআমলকৰিছেযিটোআমাৰচৰীয়ততনাইসেইটোপ্ৰ
ত্যাখ্যাত।

অৰ্থাৎপ্ৰকাশ্যঅপ্ৰকাশ্যসকলোফালৰপৰাৰাছুলৰচৰীয়তৰবিষুদ্ভাচৰণৰ
পৰাসতৰ্কহোৱাউচিততথাভয়কৰাউচিত।

সিহঁতকফিতনাইআগুৰিধৰিবপাৰে।

অৰ্থাৎসিহঁতৰঅন্তৰতকুফৰ, নিফাকঅথবাবিদআতেঠাইলবপাৰে।

নাইবাসিহঁতযল্লণাদায়কশাস্তিৰসন্মুখীনহ'ব।

অৰ্থাৎপৃথিৱীতহত্যাঅথবাশাস্তিনাইবাগ্ৰেপ্তাৰহ'বপাৰে।ইমামআহমদৰা
হিমাছল্লাহেবৰ্ণনাকৰিছেযে, আমাকআব্দুৰৰাজ্জাকেবৰ্ণনাকৰিছে,
তেওঁকৈছে- আমাকমা'মাৰেবৰ্ণনাকৰিছে,
তেওঁহাম্মামইবনেমুনাবিহৰপৰাবৰ্ণনাকৰিকৈছে-
আমাকআবুহৰাইৰাহৰাদ্বিয়াল্লাহআনহুৰেবৰ্ণনাকৰিকৈছেযে,
ৰাছুলুল্লাহচাল্লাল্লাহুআলাইহিঅছাল্লামেকৈছে:

শুনা!

মোৰআৰুতোমালোকৰউদাহৰণহৈছেসেইব্যক্তিৰদৰে,
যিয়েজুইজ্বলালে,
যেতিয়াজুইপ্ৰজ্বলিতহৈচাৰিওফালেআলোকিতহ'ল,
তেতিয়াকীট-

পতঙ্গপৰুৱাআদিউৰিউৰিআহিতাতপৰিবলৈধৰিলে,
আৰুসেইব্যক্তিয়েআপ্ৰাণচেষ্টাকৰিসেইবোৰকবাধাদিবলৈধৰি
লেকিন্তুতথাপিওতেওঁকঅপাৰগকৰিসেইবোৰজুইতজাপদি
লে,
ঠিকসেইদৰেময়োতোমালোককতোমালোকৰকঁকালতধৰি
টানিটানিজাহাল্লামৰপৰাৰক্ষাকৰাৰচেষ্টাকৰিআছোঁআৰু
তোমালোকেমোকপৰাজিতকৰিতাতপতিতহৈআছা।

হাদীছটোআব্দুৰৰাজ্জাকৰপৰাবৰ্ণিত।

ছুযুতীৰাহিমাহল্লাহেমিফতাহলজাল্লাহফিলইহতিজাজিবিচ-
ছুল্লাহনামকএটাবাৰ্তাতকৈছেযে,

আল্লাহেআপোনালোকৰওপৰতৰহমকৰক, জানিথওকযে,
যদিকোনোবাইবিখ্যাতমূলনীতিসমূহৰচৰ্তঅনুযায়ীপ্ৰমাণিতনবীচাল্লাল্লাহ
আলাইহিঅছাল্লামৰকোনোহাদীছক- সেয়াকওলীহাদীছ (তেখেতৰবাণী)
হওকবাকৰ্মসম্পৰ্কীয়হাদীছ-
প্ৰমাণহিচাপেমানিবলৈঅস্বীকাৰকৰেতেগ্ৰেসিনিশ্চিতভাৱেৰুফৰীকৰে,
আৰুসিইছলামৰপৰাবহিষ্কাৰহ'ব,
লগতেসিইয়াহুদীআৰুনাচাৰাৰসৈতেকিয়ামতৰদিনাউস্থিতহ'বঅথবাআন
কোনোকাকিৰফিৰ্কাৰসৈতেআল্লাহেতাকউস্থিতকৰিব।

ক'বলগীয়াথিনিসমাপ্তহ'ল।

হাদীছৰ গুৰুত্ব আৰু মৰ্যাদা, তথা সেইমতে আমল কৰাৰ বাধ্যবাধকতা,
লগতে ইয়াৰ বিৰুদ্ধাচৰণৰ সতৰ্কতা সম্পৰ্কীয় চাহাবা আৰু তাৰে গৈন লগতে
ওঁলোকৰ পৰৱৰ্তী বিজ্ঞ আলিম সকলৰ বহুতো অভিমত লিপিবদ্ধ আছে। মই ভা

বোঁ, আমি ইয়াত কোৰ আনৰ যি বোৰ আয়াত,

হাদীছ আৰু উক্তি উল্লেখ কৰিলোঁ সেইখিনি যি যথেষ্ট হ'ব,

তথাসত্য অন্বেষণকাৰীৰ বাবে পৰ্যাপ্ত হ'ব বুলি আশা কৰোঁ। মহান আল্লাহৰ ওচ

ৰত আমি দুআ কৰোঁ,

তেওঁ যেন আমাক আৰু সকলো মুছলমানকে তেওঁৰ সন্তুষ্টিমূলক কাম কৰাৰ তা
ওফীক দিয়ে,

লগতে তেওঁক ক্রোধান্বিত কৰা বিষয়ৰ পৰা যাতে আমাক সুৰক্ষিত ৰাখে,

আৰু আমাক আটাইকে যাতে চিৰাত মুস্তাকীমৰ হিদায়ত দিয়ে। নিশ্চয় তেওঁ স

ৰশ্ৰোতা অতিনিকটৱৰ্তী।

দৰুদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল,

আমাৰ প্ৰিয় নবী মুহাম্মদ চালাল্লাহু আলাইহি অছাল্লাম তেওঁৰ পৰিয়াল বৰ্গ আৰু

চাহাবাসকলৰ ওপৰত আৰু তেওঁলোকক এহছানৰ সৈতে অনুসৰণ কৰা লোক

সকলৰ ওপৰত।

স্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজৰাহি মাছল্লাহ

সাৰাংশ

আল্লাহৰ ৰাছুল চালাল্লাহু আলাইহি অছাল্লামৰ ছুল্লতৰ ওপৰত বাধ্যতামূলক ভাৱে আমল কৰা, আৰু যিয়ে ইয়াক অস্বীকাৰ কৰে তাক কাফিৰ বুলি গণ্য কৰা	2
লেখকঃ	2
ভূমিকা.....	3
বিধি-বিধান প্ৰমাণ কৰাৰ নিৰ্ভৰযোগ্য মৌলিক ভিত্তি সমূহ	5
প্ৰথম ভিত্তিঃ আল্লাহৰ পৱিত্ৰ বাণী আল-কোৰআন.....	5
দ্বিতীয় মূল ভিত্তিঃ নবী চালাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত ছহীহ হাদী ছ, তথা চাহাবাসকল আৰু তেওঁলোকৰ পৰৱৰ্তী বিপুল লোকসকলৰ উক্তি।	10

نشرة الإسلام 100 لغة بأكثر من



موسوعة المصطلحات الإسلامية
TerminologyEnc.com



موسوعة تضم ترجمات المصطلحات الإسلامية وشروحها بعدة لغات



موسوعة الأحاديث النبوية
HadeethEnc.com



موسوعة تضم ترجمات للأحاديث النبوية وشروحها بعدة لغات



موسوعة القرآن الكريم
QuranEnc.com



موسوعة تضم تفاسير وتراجم موثوقة لمعاني القرآن الكريم

IslamHouse.com



مرجعية مجانية إلكترونية موثوقة للتعريف بالإسلام



منتقى
المحتوى الإسلامي



موسوعة تضم المنتقى من المحتوى الإسلامي باللغات

جمعية خدمة المحتوى الإسلامي باللغات



جمعية الدعوة وتوعية الجاليات بالربوة



وجوب العمل بسنة الرسول - وكفر من أنكرها